

**2013**

**ADVANCED MATHEMATICS**

*Full Marks : 100*  
*Pass Marks : 30*

Time : Three hours

*The figures in the margin indicate full marks  
for the questions.*

**(NEW COURSE)**

*For HSLC / AHM Regular Candidates and Unsuccessful HSLC / AHM  
Regular Candidates of 2011, 2012.*

*HSLC / AHM ৰ নিয়মীয়া পৰীক্ষার্থীৰ বাবে আৰু 2011, 2012 বৰ্ষৰ HSLC / AHM  
পৰীক্ষাত অকৃতকাৰ্য হোৱা নিয়মীয়া পৰীক্ষার্থীৰ বাবে।*

**(OLD COURSE )**

*[ From Page 8]*

*Contd.*

1. (a) If (যদি)  $A = \{1, 2\}$ ,  $B = \{2, 5\}$ ,  $C = \{5, 9\}$  find (উলিওৱা)
- $A \times (B \cup C)$ ,
  - $(A \times B) \cap (B \times C)$
- 1+1=2
- (b) Let  $A, B, C$  be three sets. If  $A \subseteq B$ , show that  
 $A \times C \subseteq B \times C$
- 2
- $A, B, C$  তিনিটা সংহতি। যদি  $A \subseteq B$  দেখুওৱা যে  $A \times C \subseteq B \times C$ .
- (c) Let  $R = \{(a, b) : a, b \in Z, a - b \text{ is divisible by } 2\}$  be a relation on  $Z$ , the set of integers.  
Examine if  $R$  is an equivalence relation.
- 3
- অগণ্য সংখ্যার সংহতি  $Z$  অত  
 $R = \{(a, b) : a, b \in Z, a - b, 2 \text{ বে বিভাজ্য}\}$  এটা সম্পর্ক।  
 $R$  সম্পর্কটো সমতৃপ্তি সম্পর্ক হয়নে নহয় পরীক্ষা কৰা।
- (d) Let (ধৰা হ'ল)  
 $A = \{a, b, c, d\}$   
 $B = \{x, y, z, w, p, q\}$   
Examine if the following relations are functions. Give reasons.  
তলৰ সম্পর্কবোৰ ফলন হয়নে নহয় পরীক্ষা কৰা। যুক্তি দিবা।
- $R_1 = \{(a, x), (b, q), (c, y), (d, z)\}$
  - $R_2 = \{(a, y), (b, q), (c, z), (c, q), (d, q)\}$
  - $R_3 = \{(a, q), (c, w), (d, p)\}$
- 3
2. (a) Write  $5 - \sqrt{-3}$  in the form  $a + ib$  and express it as an ordered pair.  
 $5 - \sqrt{-3}$  ক  $a + ib$  আকাৰত লিখা আৰু এটা ত্ৰিমিক ঘোৰ হিচাপে প্ৰকাশ কৰা।
- 1
- (b) Find the modulus of the following complex number.  
তলৰ জটিল সংখ্যাটোৰ মাপাংক উলিওৱা।
- $\frac{5+12i}{4-3i}$
- 2

- (c) Find the cube roots of  $-1$ .  
 $-1$  অব ঘনমূল কেইটা উলিওৰা।
- (d) Find the square root of  
 বর্গমূল নিৰ্ণয় কৰা  
 $-8i$
- (e) If  $z$  is a complex number and  $\bar{z}$  denotes its conjugate, prove that  
 (i)  $z$  is real if  $z = \bar{z}$ ,  
 (ii)  $z$  is purely imaginary if  $z = -\bar{z}$   
 (iii)  $z + \bar{z}$  is real.  
 যদি  $z$  এটা জটিল সংখ্যা আৰু  $\bar{z}$  এ ইয়াৰ সংযোগ বুজায়, প্ৰমাণ কৰা যে  
 (i)  $z$  বাস্তৱ যদি  $z = \bar{z}$ ,  
 (ii)  $z$  সম্পূর্ণ কাঞ্চনিক যদি  $z = -\bar{z}$   
 (iii)  $z + \bar{z}$  বাস্তৱ।
3. (a) One root of a quadratic equation is  $4+5i$ . Form the equation.  
 এটা দ্বিঘাত সমীকৰণৰ এটা মূল  $4+5i$ . সমীকৰণটো গঠন কৰা।
- (b) If  $a, b, c$  are rational and  $a+b+c=0$ , show that the roots of the equation  
 $ax^2+bx+c=0, a \neq 0$ , are rational.  
 যদি  $a, b, c$  পৰিমেয় আৰু  $a+b+c=0$ , দেখুওৱা যে  $ax^2+bx+c=0, a \neq 0$  সমীকৰণৰ মূল  
 দুটা পৰিমেয়।
- (c) The roots of the equation  $x^2+x+1=0$  are  $\alpha, \beta$ . Find the value of  $\alpha^3+\beta^3$ .  
 $x^2+x+1=0$  সমীকৰণৰ মূল দুটা  $\alpha, \beta$ .  $\alpha^3+\beta^3$  অৰ মান উলিওৰা।
- (d) A two-digit positive integer is 4 times the sum of the digits and twice the product  
 of the digits. Find the number.  
 দুটা অংকবিশিষ্ট ধনাত্মক অখণ্ড সংখ্যা এটা অংক দুটোৰ যোগফলৰ 4 গুণ আৰু অংক দুটোৰ পূৰণফলৰ  
 দুগুণ। সংখ্যাটো উলিওৰা।

4. (a) Write down the value of

মান লিখা

$$\log_{\sqrt{3}} 3$$

(b) Prove that

প্রমাণ করা যে,

$$\frac{1}{\log_a abc} + \frac{1}{\log_b abc} + \frac{1}{\log_c abc} = 1$$

(c) If  $\log_{10} 3 = 0.4771$ , find the number of digits in  $3^{12}$ .

যদি  $\log_{10} 3 = 0.4771$ ,  $3^{12}$  সংখ্যাটোত কিম্বানটা অংক আছে নির্ণয় করা।

5. (a) Find the coordinates of the points at which the y-axis intersects the curve

$$2x^2 + 5xy + 2y^2 - 8 = 0$$

তলোব সমীকরণে নির্দেশ করা একক y-অক্ষই তেদ করা বিন্দুবোৰৰ স্থানাংক নির্ণয় কৰা।

$$2x^2 + 5xy + 2y^2 - 8 = 0$$

(b) Solve :

সমাধান কৰা :

$$\frac{1}{x} + \frac{1}{y} = \frac{3}{2}$$

$$\frac{1}{x^2} + \frac{1}{y^2} = \frac{5}{4}$$

6. (a) If (যদি)

$${}^{n+1}P_3 = 10 \times {}^{n-1}P_2$$

find the value of  $n$ .

$n$  অৰ মান নির্ণয় কৰা।

1

2

2

1

4

3

- (b) Find  $n$  if 1  
 $n$  অব মান উলিওৰা যদি  
 ${}^n C_8 = {}^n C_{12}$
- (c) Find the number of diagonals of a regular hexagon. 2  
 এটা সুবম ষড়ভুজৰ কৰ্ণৰ সংখ্যা নিৰ্ণয় কৰা।
7. (a) Find the value of 1  
 মান উলিওৰা  
 $\sin^2 25^\circ + \sin^2 65^\circ - \cot^2 45^\circ$
- (b) If  $A, B$  are two acute angles, prove that 5  
 $A, B$  দুটা সূক্ষ্মকোণ হ'লে, প্ৰমাণ কৰা যে  
 $\cos(A+B) = \cos A \cos B - \sin A \sin B$
- (c) Show that 2  
 দেখুওৰা যে  
 $\tan 15^\circ = 2 - \sqrt{3}$
- (d) Prove that 3  
 প্ৰমাণ কৰা যে  
 $\frac{\sin(B-C)}{\sin B \sin C} + \frac{\sin(C-A)}{\sin C \sin A} + \frac{\sin(A-B)}{\sin A \sin B} = 0$
- (e) If (যদি)  
 $A+B = \frac{\pi}{4}$ ,  
 find the values of (মান উলিওৰা)  
 (i)  $(1 + \tan A)(1 + \tan B)$   
 (ii)  $(\cot A - 1)(\cot B - 1)$  2+2=4

8. (a) Let two circles with diameters  $AC$  and  $AD$  intersect at  $A$  and  $B$ . Show that the points  $C, B, D$  are not concyclic. 3  
 $AC$  আৰু  $AD$  বাস্যুক্ত বৃত্ত দুটই  $A$  আৰু  $B$  বিন্দুত ছেদ কৰে। দেখুওৱা যে  $C, B, D$  বিন্দু তিনিটা চক্ৰীয় নহয়।
- (b) Prove that the angles made by a tangent to a circle with a chord drawn from the point of contact are respectively equal to the angles in the alternate segments of the circle. 5  
 প্ৰমাণ কৰা যে বৃত্তৰ স্পৰ্শকে স্পৰ্শবিন্দুগামী জ্যাৰ লগত কৰা কোণ সেই কোণৰ একান্তৰ বৃত্তাংশত জ্যাডালে কৰা যিকোনো কোণৰ সমান।
- (c) Two circles touch internally at the point  $P$ . A chord  $AB$  of the larger circle cuts the smaller circle at the points  $C$  and  $D$ . Prove that  $\angle CPA = \angle DPB$ . 3  
 দুটা বৃত্তই  $P$  বিন্দুত অন্তঃভাৱে স্পৰ্শ কৰে। ভাৱে বৃত্তটোৱ জ্যা  $AB$ য়ে সকল বৃত্তটোক চ আৰু  $D$  বিন্দুত কাটে। প্ৰমাণ কৰা যে  $\angle CPA = \angle DPB$ .
- (d) Prove that the internal bisector of an angle of a triangle divides the opposite side internally in the ratio of the other two sides. 4  
 প্ৰমাণ কৰা যে ত্ৰিভুজৰ এটা কোণৰ অন্তঃসমৰিখণকে বিপৰীত বাহক আন দুটা বাহৰ অনুপাতত অন্তৰ্বিভক্ত কৰে।
9. (a) Express the equation of the line  $12x - 5y = 13$  in  
 (i) intercept form,  
 (ii) normal form. 1+1=2  
 $12x - 5y = 13$  ৰেখাৰ সমীকৰণটোক  
 (i) ছেদাংশ আকাৰত,  
 (ii) অভিলম্ব আকাৰত  
 প্ৰকাশ কৰা।
- (b) Write down the equation of the line passing through the point  $(-4, 3)$  and parallel to the  $x$ -axis. 1  
 $(-4, 3)$  বিন্দুৰ মাজেৰে যোৱা আৰু  $x$ -অক্ষৰ সমান্তৰাল ৰেখাতলৰ সমীকৰণ লিখা।

- (c) The equations of the sides of a rectangle are  $x = 1$ ,  $x = 5$ ,  $y = 1$ ,  $y = 6$ . Find the equations of the diagonals. 4  
 এটা আয়তের বাহ্যের সমীকরণ হলৈ  $x = 1$ ,  $x = 5$ ,  $y = 1$ ,  $y = 6$ . কর্ণদুঙ্গের সমীকরণ নির্ণয় করা।
- (d) Find the value of  $K$  such that the lines  $2x + Ky + 7 = 0$  and  $3x - y + 5 = 0$  are parallel. 1  
 $2x + Ky + 7 = 0$  আৰু  $3x - y + 5 = 0$  বেথাদুঙ্গেল সমান্তৰাল হৈলৈ  $K$  ব'ব মান নির্ণয় কৰা।
- (e) Show that the lines  $x - 2y + 3 = 0$  and  $2x + y + 5 = 0$  are perpendicular to each other. Find the angles of the triangle whose sides are given by the equations  $x - 2y + 3 = 0$ ,  $2x + y + 5 = 0$ ,  $y = 3x + 2$ . 4  
 দেখোৱা যে  $x - 2y + 3 = 0$  আৰু  $2x + y + 5 = 0$  বেথাদুঙ্গেল পৰস্পৰ লম্ব। এটা ত্ৰিভুজৰ বাহ্যিক সমীকৰণ  $x - 2y + 3 = 0$ ,  $2x + y + 5 = 0$ ,  $y = 3x + 2$  হৈলৈ, ত্ৰিভুজৰ শৈল তিনিটা উপৰিওৱা।
10. (a) The marks obtained by a student in different subjects in an examination are given below :  
 76, 77, 69, 85, 68, 82  
 What is the range of marks ? 1  
 এজন ছাত্ৰই এটা পৰীক্ষাৰ ফৰ্মেশন বিহুতে পোৱা নম্বৰ এনে ধৰণৰ :  
 76, 77, 69, 85, 68, 82  
 নম্বৰৰ প্ৰসাৰ কিমান ?
- (b) Find the mean deviation from the mean of the following distribution : 3  
 নিখলিখিত বিভাজনটোৰ মাধ্যম পৰা গড় বিচূতি নির্ণয় কৰা :  
 10, 17, 20, 13, 27, 30, 25, 23, 7, 12
- (c) Heights of 100 students are given as follows :

Height (in cm)	149	151	156	160	162	163	170	173	174
Number of students	2	1	14	25	29	12	10	4	3

Find the variance and the standard deviation of the above distribution. 5+1

100 জন ছাত্ৰৰ উচ্চতা তলত দিয়া ধৰণে দিয়া আছে :

উচ্চতা (সেমিমি.)	149	151	156	160	162	163	170	173	174
ছাত্ৰৰ সংখ্যা	2	1	14	25	29	12	10	4	3

বিভাজনটোৰ প্ৰসৰণ আৰু প্ৰক্ৰিয়া বিচূতি নির্ণয় কৰা।

## ADVANCED MATHEMATICS

*Full Marks : 100*

*Pass Marks : 30*

*Time : 3 hours*

*The figures in the margin indicate full marks  
for the questions.*

### (OLD COURSE)

*For unsuccessful Old Course Private candidates of HSLC/AHM Examination 2012 and earlier.*

*2012 বৰ্ষ আৰু তাৰ আগৰ বৰ্ষৰ HSLC/AHM পৰীক্ষাত অকৃতকাৰ্য হোৱা প্রাইভেট পৰীক্ষার্থীৰ বাবে।*

1. (a) Let  $A, B$  be two sets. Prove that  $(A \cup B)' = A' \cap B'$ ,

where  $A'$  denotes the complement of  $A$ .

2

ধৰা হ'ল  $A, B$  দুটা সংহতি। প্ৰমাণ কৰা যে  $(A \cup B)' = A' \cap B'$ ,

য'ত  $A'$  এ  $A$  ৰ পূৰক সংহতি দৃঢ়িয়াছ।

- (b) If (যদি)  $A = \{1, 2\}, B = \{2, 5\}, C = \{5, 9\}$  find (উলিওৰা)

(i)  $A \times (B \cup C)$ ,

(ii)  $(A \times B) \cap (B \times C)$

1+1=2

- (c) Let  $A, B$  be two finite sets. Prove that

$$n(A \cup B) = n(A) + n(B) - n(A \cap B),$$

where  $n(A)$  denotes the number of elements in  $A$ .

Write down the extension of this result for three finite sets,  $A, B$  and  $C$ .

3+1=4

$A, B$  দুটা সমীম সংহতি। প্ৰমাণ কৰা যে

$$n(A \cup B) = n(A) + n(B) - n(A \cap B)$$

য'ত  $n(A)$  এ  $A$  ৰ মৌলৰ সংখ্যা বৃজাইছে।

তিনিটা সমীম সংহতি  $A, B, C$  ৰ বাবে এই ফলটোৱ প্ৰসাৰণটো লিখা।

2. (a) Solve

2+3=5

সমাধান করা

$$(i) \sqrt{3x+4} - \sqrt{x-3} = 3$$

$$(ii) \frac{1}{x-1} + \frac{1}{x-2} + \frac{1}{x-3} = 0$$

- (b) If  $a, b, c$  are rational and  $a+b+c=0$ , show that the roots of the equation  $ax^2+bx+c=0$ ,  $a \neq 0$ , are rational.

3

যদি  $a, b, c$  পরিমেয় আৰু  $a+b+c=0$ , দেখুওৱা যে  $ax^2+bx+c=0$ ,  $a \neq 0$  সমীকৰণৰ মূল দুটা পরিমেয়।

3. (a) Write  $5-\sqrt{-3}$  in the form  $a+ib$  and express it as an ordered pair.

1

$5-\sqrt{-3}$  ক  $a+ib$  আকাৰত লিখা আৰু ইয়াক এটা ক্ষমিত ঘোৰ হিচাপে প্ৰকাশ কৰা।

- (b) Find the modulus of the following complex number

2

তলৰ জটিল সংখ্যাটোৰ মাপাংক উলিওৱা

$$\frac{5+12i}{4-3i}$$

- (c) Find the smallest positive integral value of  $n$  for which

$$\left(\frac{1+i}{1-i}\right)^n = 1.$$

3

$n$  অৰ কি কুন্দৃতম ধনাত্মক অখণ্ড মানৰ বাবে

$$\left(\frac{1+i}{1-i}\right)^n = 1 \text{ হ'ব?}$$

- (d) Find the square roots of

3

বৰ্গমূল নিৰ্ণয় কৰা

$$-8i$$

(e) If  $z$  is a complex number and  $\bar{z}$  denotes its conjugate, prove that

- (i)  $z$  is real if  $z = \bar{z}$ ,
- (ii)  $z$  is purely imaginary if  $z = -\bar{z}$
- (iii)  $z + \bar{z}$  is real.

1+1+1=3

যদি  $z$  এটা জটিল সংখ্যা আৰু  $\bar{z}$  এ ইয়াৰ সংযোগ বুজায়, প্ৰমাণ কৰা যে

- (i)  $z$  বাস্তৱ যদি  $z = \bar{z}$ ,
- (ii)  $z$  সম্পূর্ণ কাঞ্চনিক যদি  $z = -\bar{z}$
- (iii)  $z + \bar{z}$  বাস্তৱ।

(f) If যদি

$$(\alpha + i\beta)^2 = x + iy,$$

prove that প্ৰমাণ কৰা যে

$$(\alpha^2 + \beta^2)^2 = x^2 + y^2,$$

$\alpha, \beta, x, y$  are reals.

3

$\alpha, \beta, x, y$  বাস্তৱ।

1

4. (a) Write down the value of

মান লিখা

$$\log_{\sqrt{3}} 3$$

(b) Prove that

2

প্ৰমাণ কৰা যে,

$$\frac{1}{\log_a abc} + \frac{1}{\log_b abc} + \frac{1}{\log_c abc} = 1$$

(c) If  $\log_{10} 3 = 0.4771$ , find the number of digits in  $3^{12}$ .

2

যদি  $\log_{10} 3 = 0.4771$ , তেওঁ 3<sup>12</sup> সংখ্যাটোত কিমানটা অংক আছে নির্ণয় কৰা।

(d) Prove that

2

প্রমাণ কৰা যে

$$\frac{1}{4} < \log_{10} 2 < \frac{1}{3}$$

5. (a) Solve

4

সমাধান কৰা :

$$x+y=10 ; \quad \sqrt{\frac{x}{y}} + \sqrt{\frac{y}{x}} = \frac{5}{2}$$

(b) The perimeter of a right angled triangle is 30 cm and the measure of its hypotenuse is 13 cm. Find the measures of the other two sides.

4

এটা সমকোণী ত্রিভুজৰ পৰিসীমা 30 হেমি. আৰু অতিভুজৰ মাপ 13 হেমি. বাকী বাহ দুটোৰ মাপ নির্ণয় কৰা।

6. (a) Find the value of

1

মান উলিওৱা

$$\sin^2 20^\circ + \sin^2 70^\circ - \tan^2 45^\circ$$

(b) If A, B are two acute angles, prove that

5

A, B দুটা সূক্ষ্ম কোণ হ'লে, প্রমাণ কৰা যে

$$\cos(A+B) = \cos A \cos B - \sin A \sin B$$

(c) Show that

2

দেখুওৱা যে

$$\tan 15^\circ = 2 - \sqrt{3}$$

(d) Prove that

3

প্রমাণ কৰা যে

$$\frac{\sin(B-C)}{\sin B \sin C} + \frac{\sin(C-A)}{\sin C \sin A} + \frac{\sin(A-B)}{\sin A \sin B} = 0$$

(e) If যদি

$$A + B = \frac{\pi}{4}$$

Find the values of

মান উলিওৱা

$$(i) (1 + \tan A)(1 + \tan B)$$

$$(ii) (\cot A - 1)(\cot B - 1)$$

2+2=4

7. (a) The radii of two concentric circles are  $13\text{cm}$  and  $5\text{cm}$  respectively. A chord of the larger circle touches the smaller circle at the point P. Find the length of the chord.

<http://www.assamboard.com>

3

দুটা এককেন্দ্রিক বৃত্তৰ ব্যাসার্ধ কৰ্মে  $13\text{cm}$  আৰু  $5\text{cm}$ । ডাঙৰ বৃত্তটোৰ এভাল জাই সকল বৃত্তটোক P  
বিন্দুত স্পৰ্শ কৰে। জ্যাভালৰ দৈর্ঘ্য উলিওৱা।

- (b) Prove that the angles made by a tangent to a circle with a chord drawn from the point of contact are respectively equal to the angles in the alternate segments of the circle.

5

প্রমাণ কৰা যে বৃত্তৰ স্পৰ্শকে স্পৰ্শবিন্দুগামী জ্যাৰ লগত কৰা কোণ সেই কোণৰ একান্তৰ বৃত্তাংশত  
জ্যাভালে কৰা যিকোনো কোণৰ সমান।

- (c) Prove that the internal bisector of an angle of a triangle divides the opposite side internally in the ratio of the other two sides. 4

প্রমাণ করা যে ত্রিভুজের এটা কোণের অন্তর্সমধিখণকে বিপরীত বাহুক আন দুটা বাহুর অনুপাতত অন্তর্ভিংভণ্ট করে।

- (d) Let  $O$  be an interior point of the triangle  $ABC$ . Let the internal bisectors of the angles  $\angle AOB$ ,  $\angle BOC$  and  $\angle COA$  meet the sides  $AB$ ,  $BC$  and  $CA$  at  $D$ ,  $E$ ,  $F$  respectively.

Prove that

$$AD \cdot BE \cdot CF = DB \cdot EC \cdot FA$$

3

$ABC$  ত্রিভুজের ভিতরে  $O$  এটা বিন্দু।

$\angle AOB$ ,  $\angle BOC$  আৰু  $\angle COA$  বি অন্তর্সমধিখণকে  $AB$ ,  $BC$  আৰু  $CA$  বাহুক কৰে  $D$ ,  $E$ ,  $F$  বিন্দুত কাটে। প্রমাণ করা যে  $AD \cdot BE \cdot CF = DB \cdot EC \cdot FA$

8. (a) Express the equation of the line  $12x - 5y = 13$  in

(i) intercept form,

(ii) normal form

1+1=2

$12x - 5y = 13$  বেধাৰ সমীকৰণটোক

(i) ছেদাল আকৰণত

(ii) অভিশপ্ত আকৰণ প্ৰকাশ কৰা।

- (b) The vertices of a triangle  $ABC$  are  $(3, 0)$ ,  $(0, 2)$ ,  $(5, 3)$ . Find the equations of its sides. 3

$ABC$  ত্রিভুজৰ শীৰ্ষবিন্দুবোৰ স্থানাংক  $(3, 0)$ ,  $(0, 2)$ ,  $(5, 3)$ । ইয়াৰ বাহুবোৰ সমীকৰণ নিৰ্ণয় কৰা।

- (c) Obtain the equation of a line in gradient form. 3

এডল বেধাৰ প্ৰণতা আকৰণ সমীকৰণ নিৰ্ণয় কৰা।

- (d) The gradient of the line passing through the points  $(2p, 1)$  and  $(3, -p)$  is 2. Find the value of  $p$ . 1

$(2p, 1)$  আৰু  $(3, -p)$  বিন্দুৰ মাজেদি যোৱা বেখাৰ প্ৰবণতা 2,  $p$  ৰ মান উলিওৱা।

- (e) Write down the equation of the line passing through the point  $(-4, 3)$  and parallel to the  $x$ -axis. 1

$(-4, 3)$  বিন্দুৰ মাজেবে যোৱা আৰু  $x$ -অক্ষৰ সমান্তৰাল বেখাড়ালৰ সমীকৰণ লিখা।

- (f) A line cuts the  $x$ - and  $y$ -axes at the points  $A, B$  respectively. The intercept made by the line on the  $x$ -axis is  $a$  ( $a > 0$ ) and the intercept on the  $y$ -axis is  $b$  ( $b > 0$ ). If the length of  $AB$  is 5 units and the area the triangle  $OAB$  is 6 sq. units, find the equation of the line. 4

এভাল বেখাই  $x$ -অক্ষ আৰু  $y$ -অক্ষক তন্মে  $A$  আৰু  $B$  বিন্দুত কাটে। বেখাড়ালে  $x$ -অক্ষত কৰা ছেদাংশ  $a$  ( $a > 0$ ) আৰু  $y$ -অক্ষত কৰা ছেদাংশ  $b$  ( $b > 0$ )।  $AB$  ৰ দৈৰ্ঘ্য 5 একক আৰু  $OAB$  ত্ৰিভুজৰ কলি 6 বৰ্গ একক হ'লে, বেখাড়ালৰ সমীকৰণ নিৰ্ণয় কৰা।

9. (a) Find the mean of the first  $n$  odd natural numbers. 2

প্ৰথম  $n$  সংখ্যক অযুগ্ম স্বাভাৱিক সংখ্যাৰ মাধ্য নিৰ্ণয় কৰা।

- (b) The mean of the following distribution is  $58.5 \text{ kg}$

Weight (in kg)	50	55	60	$x+12.5$	70
Number of students	1	4	2	2	1

Find the value of  $x$ . 3

তলৰ বন্টনটোৰ মাধ্য  $58.5$  কেজি

ওজন (কেজিত)	50	55	60	$x+12.5$	70
ছাত্ৰৰ সংখ্যা	1	4	2	2	1

$x$  অৰ মান নিৰ্ণয় কৰা।

(c) The distribution of heights of 40 students of a class is as follows :

Height (in cm)	145-149	150-154	155-159	160-164	165-169
Number of students	10	12	6	5	7

Find the median.

4

এটা শ্রেণীর 40 জন ছাত্রের উচ্চতার বস্টন তলত দিয়া হল :

উচ্চতা (ছেমিত)	145-149	150-154	155-159	160-164	165-169
ছাত্রের সংখ্যা	10	12	6	5	7

মধ্যমা নির্ণয় করা।

(d) Find the value of

1

মান নির্ণয় করা।

$$\sum_{r=1}^6 (3r + 2)$$

— — — x — — —

<http://www.assamboard.com>

Whatsapp @ 9300930012

Send your old paper & get 10/-

আপনে পুরানে পেপার ভেঁজে ওঠে 10 টাঙ্কা পাবে,

Paytm or Google Pay থে